

**BRAITHWAITE & CO. LIMITED**  
(A Govt. of India Undertaking)  
5, Hide Road, Kolkata - 700 043

**1) Tender No. BCL / PUR / CAPEX / LTDB / SP-50 / JAW / 2021**  
Supply, Installation & Commissioning of LT Distribution Panels and supply of Cables & Jointing Kit required for the commissioning of LT Distribution Board at various locations at BCL-Angus Works as per scope and tender conditions.

**2) Tender No. BCL / PUR / FAB / BCNAHSM12021**  
Engagement of contractor for Preparation, Fabrication & Assembly of BCNAHSM1 (Design-D) type wagon along with supply of some components / consumables in the workshop of BCL as per tender conditions. Last date of submission of Tender against **Sl. No. 1 is 30 days & 21 days** for Tender against **Sl. No. 2** from the date of publication (both days inclusive). Interested bidders may collect the Tender document from **Purchase Department, Braithwaite & Co. Ltd., 5 Hide Road, Kolkata** on all working days from **10.00 hrs to 14.30 hrs**. Tender documents can also be downloaded from our website [www.braithwaiteindia.com](http://www.braithwaiteindia.com) and offer can be submitted as per Tender conditions. All TCNs & Corrigendum etc. will be notified in our website [www.braithwaiteindia.com](http://www.braithwaiteindia.com) only. **Sr. Executive (Purchase)**

**GREENPANEL INDUSTRIES LIMITED**  
Registered Office: Makum Road, Tinsukia, Assam-786125, India  
Corporate Office: Thapar House, 2<sup>nd</sup> Floor, 163, S.P. Mukherjee Road, Kolkata-700026, India  
Phone No. (033)-4084-0600, Fax No.: (033) 2464-5525, CIN: L20100AS2017PLC18272  
Email: [investor.relations@greenpanel.com](mailto:investor.relations@greenpanel.com); Website: [www.greenpanel.com](http://www.greenpanel.com)

**PUBLIC NOTICE OF 4<sup>th</sup> ANNUAL GENERAL MEETING**

The 4<sup>th</sup> Annual General Meeting ("the AGM") of the members of Greenpanel Industries Limited ("the Company") will be held through Video-Conference ("VC")/ Other Audio-Visual Means ("OAVM") on Wednesday, July 7, 2021 at 11.00 A.M. (IST), in compliance with all the applicable provisions of the Companies Act, 2013 and the Rules made thereunder and the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulation, 2015 read with all applicable circulars on the matter issued by the Ministry of Corporate Affairs ("MCA") and Securities and Exchange Board of India ("SEBI"), to transact the business(es) as set out in the notice calling the AGM.

The Notice of the AGM and the standalone and consolidated audited financial statements for the financial year 2020-21, along with Board's Report, Auditor's Report and the documents required to be attached thereto, will be sent to the members of the Company, electronically, whose email addresses is registered with the Company/Maheshwan Datamatics Pvt. Ltd. (RTA) Depository Participant. The Notice of the AGM and the aforesaid documents will also be available on the Company's website at [www.greenpanel.com](http://www.greenpanel.com) and on the website of the Stock Exchanges, i.e. BSE Limited at [www.bseindia.com](http://www.bseindia.com) and National Stock Exchange of India Limited at [www.nseindia.com](http://www.nseindia.com) and also on the website of CDSL at [www.cdslindia.com](http://www.cdslindia.com).

Members holding shares in physical mode, who have not registered / updated their email addresses with the Company, are requested to register / update their email address by clicking on <http://mdpl.in/form/email-update>. Members holding shares in dematerialised mode, who have not registered / updated their email address, are requested to register/update the same with the Depository Participant(s), where they maintain their demat account(s).

The Company shall provide remote e-voting facility of CDSL to all its Members to cast their votes on the resolutions as set forth in the notice of the AGM. E-voting during the AGM shall be provided to those members who have not casted their votes through remote e-voting. Members may refer the instructions of the Notice of the AGM or visit CDSL's Website for detailed procedures of e-voting.

Members will be able to attend the AGM through VC/OAVM, through CDSL at [www.cdslindia.com](http://www.cdslindia.com). The information about login credentials to be used and the steps to be followed for attending the AGM are explained in the Notice of the AGM.

Members are requested to carefully read the Notice of the AGM and in particular, instructions for joining the AGM, manner of casting vote through remote e-voting or voting at the AGM.

**Date : June 4, 2021**  
**Place : Kolkata**

**For Greenpanel Industries Limited**  
**Lawkush Prasad**  
**Company Secretary & AVP-Legal**

**IDFC**  
IDFC MUTUAL FUND

**Notice-cum-Addendum no. 17 of 2021**  
**Notice-cum-Addendum to the Statement of Additional Information (SAI) of IDFC Mutual Fund (the Fund)**

**A. Retirement of Director on the Board of IDFC Asset Management Company Limited (the AMC) :**  
Investors are requested to note that Ms. Anita Ramachandran has ceased to be Director on Board of the AMC with effect from June 3, 2021, consequent to her retirement. Accordingly, any reference pertaining to Ms. Anita Ramachandran under section 'Details of AMC Directors' in SAI shall stand deleted.

**B. Change in composition of Board of Directors of IDFC AMC Trustee Company Limited (Trustees to IDFC Mutual Fund)**  
Investors are requested to note that Dr. Jaimini Bhagwati, Independent Director on Board of IDFC AMC Trustee Company Limited has been re designated as Associate Director of IDFC AMC Trustee Company Limited with effect from May 25, 2021.

All the other provisions of the SAI of the Fund except as specifically modified herein above, read with the addenda issued from time to time, remain unchanged.

This addendum forms an integral part of the SAI of the Fund, read with the addenda issued from time to time.

Place : Mumbai  
Date : June 04, 2021

Mutual Fund investments are subject to market risks, read all scheme related documents carefully.

**ICRA Limited**  
Corporate Identity Number (CIN): L74999DL1991PLC042749  
Registered Office: B-710, Statesman House, 148, Barakhamba Road, New Delhi 110001  
Telephone No.: +91.11.23357940-45, Website: [www.icra.in](http://www.icra.in), Email ID: [investors@icraindia.com](mailto:investors@icraindia.com)

**NOTICE**  
(For transfer of equity shares of ICRA Limited ("the Company") to Investor Education and Protection Fund Authority ("IEPF Authority"))

This Notice is published pursuant to the provisions of section 124(6) and other relevant provisions, if any, of the Companies Act, 2013 ("the Act") read with Investor Education and Protection Fund Authority (Accounting, Audit, Transfer and Refund) Rules, 2016 ("the Rules"), as amended from time to time. The Rules contains the provisions for transfer of Equity Shares of the Company to IEPF Authority in respect of which dividend has not been paid or claimed for seven consecutive years or more in a prescribed manner. Members may please note that the Company is requested to transfer such shares corresponding to the dividend declared for the financial year 2013-14 in respect of which members have not claimed dividend for seven consecutive years from the said financial year to the IEPF Authority as per the Rules. Adhering to the various requirements set out in the Rules, the Company has communicated individually vide letter dated June 3, 2021 to the concerned members whose equity share(s) is/are liable to be transferred to the IEPF Authority under the said Rules during the financial year 2021-22 for taking appropriate action(s). The Company has uploaded full details of the unclaimed dividend and the shares due for transfer to the IEPF Authority on its website at <https://www.icra.in/InvestorRelation/ShowInvestorCommunicationReport?Id=465&Title=Corporate%20Announcements&Report=CRA>. The members are requested to refer to the Company's website to verify the details of unclaimed dividend and the shares liable to be transferred to the IEPF Authority.

In terms of the Rules, the due date of transfer of shares (in respect of dividend remain unclaimed for seven consecutive years) to the IEPF Authority shall be **September 19, 2021**. Further in terms of the Rules all benefits accruing on such shares viz. bonus shares, split, consolidation, fraction shares etc. except the rights issue shall also be credited to the IEPF Authority.

The concerned member(s), holding shares in physical form and whose shares are liable to be transferred to IEPF, may note that the Company will issue duplicate share certificate(s) in lieu of the original share certificate(s) held by them for the purpose of transfer of shares to the IEPF Authority as per the Rules and upon such issue, the original share certificate(s) which stand registered in their name will stand automatically cancelled and be deemed non-negotiable. In case of demat form, the Company shall transfer the shares by way of corporate action through the Depositories to the IEPF Authority. The members may further note that the details uploaded by the Company on its website should be regarded as sufficient information and shall be deemed adequate notice in respect of issue of the duplicate share certificate(s) by the Company for the purpose of transfer of shares to the Demat Account of the IEPF Authority pursuant to the Rules.

In case no valid claim in respect of equity shares is received from the members, the Company shall with the view to comply with the requirements set out in the Rules, transfer the shares to the IEPF Authority by the due date.

Members may note that both the unclaimed dividend and the shares transferred to the IEPF Authority including all benefits accruing on such shares, if any, can be claimed back by them from the IEPF Authority after following the procedure prescribed in the Rules. In case the members have any queries on the subject matter and the Rules, they may contact the Company's Registrar and Share Transfer Agent and/or the Company at the below mentioned address.

Link Intime India Pvt. Ltd.  
Noble Heights, 1<sup>st</sup> Floor, Plot No. NH-2,  
LSC, C-1 Block, Near Savitri Market, Janakpuri, New Delhi-110058  
Phone: +91 11 4141 0592 - 94; Fax: +91 11 4141 0591  
Email: [delhi@linkintime.co.in](mailto:delhi@linkintime.co.in)

ICRA Limited  
Building No. 8, 2<sup>nd</sup> Floor, Tower A, DLF Cyber City,  
Phase II, Gurugram - 122002  
Phone: +91 124 4545300  
Email: [investors@icraindia.com](mailto:investors@icraindia.com)

Place : Gurugram  
Date : 04.06.2021

**For ICRA Limited**  
**(S. Shakeb Rahman)**  
**Company Secretary & Compliance Officer**

**“IMPORTANT”**

Whilst care is taken prior to acceptance of advertising copy. It is not possible to verify its contents. The Indian Express Limited cannot be held responsible for such contents, nor for any loss or damage incurred as a result of transactions with companies, associations or individuals advertising in its newspapers or publications. We therefore recommend that readers make necessary inquiries before sending any monies or entering into any agreements with advertisers or otherwise acting on an advertisement in any manner whatsoever. Registered letters are not accepted in response to box number advertisement.”

**ICICI Prudential Asset Management Company Limited**  
Corporate Identity Number: U99999DL1993PLC054135

Registered Office: 12<sup>th</sup> Floor, Narain Manzil, 23, Barakhamba Road, New Delhi - 110 001.  
Corporate Office: One BKC, 13<sup>th</sup> Floor, Bandra Kurla Complex, Mumbai - 400 051.  
Tel.: +91 22 2652 5000, Fax: +91 22 2652 8100, Website: [www.iciciprurf.com](http://www.iciciprurf.com),  
Email id: [enquiry@icicipruamc.com](mailto:enquiry@icicipruamc.com)

Central Service Office: 2<sup>nd</sup> Floor, Block B-2, Nirlon Knowledge Park, Western Express Highway, Goregaon (E), Mumbai - 400 063. Tel.: 022 2685 2000 Fax: 022 26868313

**Notice to the Investors/Unit holders of ICICI Prudential Constant Maturity Gilt Fund, ICICI Prudential Long Term Equity Fund (Tax Saving) and ICICI Prudential Fixed Maturity Plan - Series 82 - 1141 Days Plan Y (the Schemes)**

Notice is hereby given that ICICI Prudential Trust Limited, Trustee to ICICI Prudential Mutual Fund has approved the following distribution under Income Distribution cum capital withdrawal option (IDCW option) of the Schemes, subject to availability of distributable surplus on the record date i.e on June 10, 2021\*:

Name of the Schemes/Plans	Quantum of IDCW (₹ per unit) (Face value of ₹ 10/- each) <sup>§#</sup>	NAV as on June 3, 2021 (₹ Per unit)
<b>ICICI Prudential Constant Maturity Gilt Fund</b>		
Quarterly IDCW	0.0969	10.8458
Direct Plan - Quarterly IDCW	0.1073	11.0917
<b>ICICI Prudential Long Term Equity Fund (Tax Saving)</b>		
IDCW	0.70	22.29
Direct Plan - IDCW	0.70	34.31
<b>ICICI Prudential Fixed Maturity Plan - Series 82 - 1141 Days Plan Y</b>		
Quarterly IDCW	0.0500	12.5813
Half Yearly IDCW	0.0500	12.5812
Direct Plan - Half Yearly IDCW	0.0500	12.6161

§ The distribution will be subject to the availability of distributable surplus and may be lower depending upon the extent of distributable surplus available on the record date under the IDCW option of the Schemes.

# Subject to deduction of applicable statutory levy, if any

\* or the immediately following Business Day, if that day is a Non - Business Day.

The distribution with respect to IDCW will be done to all the unit holders/beneficial owners whose names appear in the register of unit holders/Statement of beneficial owners maintained by the Depositories, as applicable under the IDCW option of the Schemes, at the close of business hours on the record date.

**It should be noted that pursuant to payment of IDCW, the NAV of the IDCW option of the Schemes would fall to the extent of payout and statutory levy (if applicable).**

**Suspension of trading of units of ICICI Prudential Fixed Maturity Plan - Series 82 - 1141 Days Plan Y (FMP - Sr 82 - 1141D PI Y):**  
The units of FMP - Sr 82 - 1141D PI Y are listed on BSE. The trading of units of FMP - Sr 82 - 1141D PI Y will be suspended on BSE with effect from closing hours of trading of June 7, 2021.

For the purposes of redemption proceeds, the record date shall be June 10, 2021.

Place : Mumbai  
Date : June 4, 2021

**For ICICI Prudential Asset Management Company Limited**  
Sd/-  
**Authorised Signatory**

No. 004/06/2021

To know more, call 1800 222 999/1800 200 6666 or visit [www.iciciprurf.com](http://www.iciciprurf.com)

**BSE Disclaimer:** It is to be distinctly understood that the permission given by BSE Limited should not in any way be deemed or construed that the Scheme Information Document (SID) has been cleared or approved by BSE nor does it certify the correctness or completeness of any of the contents of the SID. The investors are advised to refer to the SID for the full text of the Disclaimer clause of the BSE Limited.

As part of the Go Green Initiative, investors are encouraged to register/update their e-mail id and mobile number to support paper-less communications.

To increase awareness about Mutual Funds, we regularly conduct Investor Awareness Programs across the country. To know more about it, please visit <https://www.iciciprurf.com> or visit AMFI's website <https://www.amfiindia.com>

**Mutual Fund investments are subject to market risks, read all scheme related documents carefully.**

**S. E. RAILWAY - TENDER**  
e-Tender Notice No. TRS-SRC-MOD ROOF-21-1036, dated 03.06.2021, e-Tender is invited by Sr Divisional Electrical Engineer/TRS/Santragachi, S.E. Railway for and on behalf of the President of India for the following work : **Description of Work:** Modification of roof cover for AC trolley at non-AC cab of three phase locomotive at Electric Loco Shed, Santragachi. **Tender Value :** ₹ 2,14,170/-, including GST. **EMD :** Nil. **Cost of Tender Document :** ₹ 1,000/- **Completion Period:** 12 (twelve) months. **Date of Submission:** Upto 15.00 hrs. of 01.07.2021. **Date of Opening :** 01.07.2021 at 15.30 hrs. Interested tenderers must visit website [www Ireps.gov.in](http://www Ireps.gov.in) for all detail, description, specification, corrigendum of the tender and submission of their bids. In no case manual tender booklet will be issued or accepted. (PR-101)

**CAPTAIN POLYPLAST LTD.**  
e-mail : [info@captainpolyplast.in](mailto:info@captainpolyplast.in)  
web : [www.captainpolyplast.com](http://www.captainpolyplast.com)  
CIN No. : L25209GJ1997PLC031985

**NOTICE**

Notice is hereby given that pursuant to regulation 29 of the SEBI LODR Regulations 2015, the meeting of board of directors of the company will be held on Tuesday, 15th JUNE 2021 interalia,

- To consider the standalone & consolidated audited financial results for the quarter and year ended on 31st March, 2021
- To consider dividend if any

The said notice can be accessed on the website of the company at [www.captainpolyplast.com](http://www.captainpolyplast.com) and may also be accessed on the stock exchange website at [www.bseindia.com](http://www.bseindia.com).

Place : Rajkot  
Date : 04/06/2021

**For, Captain Polyplast Ltd**  
sd/  
**Khyati Mehta**  
**(Company Secretary)**

**NIIT LIMITED**  
Regd Office: 8, Balaji Estate, First Floor, Guru Ravidas Marg, Kalkaji, New Delhi-110019  
Ph.: 91 (11) 41675000 Fax: 91 (11) 41407120 Website: <http://www.niit.com> Email: [investors@niit.com](mailto:investors@niit.com)  
Corporate Identity Number: L74899DL1981PLC015865

**Extract of Audited Financial Results for the quarter and year ended March 31, 2021** (Rs. in Millions, except per share data)

S. No.	Particulars	Consolidated					Standalone				
		Quarter ended		Corresponding 3 months ended March 31, 2020	Year ended		Quarter ended		Year ended		
		3 Months ended March 31, 2021	Preceding 3 months ended December 31, 2020		Current year ended March 31, 2021	Previous year ended March 31, 2020	3 Months ended March 31, 2021	Preceding 3 months ended December 31, 2020	Corresponding 3 months ended March 31, 2020	Current year ended March 31, 2021	Previous year ended March 31, 2020
Audited	Unaudited	Audited	Audited	Audited	Audited	Unaudited	Audited	Audited	Audited		
1	Total Income from Operations	2,755.10	2,533.50	2,111.72	9,494.94	8,891.83	1,088.82	929.77	911.22	3,680.85	4,008.57
2	Net Profit for the period (before Tax, Exceptional and/or Extraordinary items)	613.29	563.34	53.98	1,950.63	1,216.10	182.36	293.36	296.38	1,065.98	1,415.61
3	Net Profit for the period before tax (after Exceptional and/or Extraordinary items)	615.34	556.70	(39.28)	1,941.68	14,132.92	81.25	114.09	(481.74)	679.02	15,217.78
4	Net Profit for the period after tax (after Exceptional and/or Extraordinary items) (before discontinued operations)	512.76	460.86	72.26	1,605.74	13,577.30	127.09	65.86	(378.01)	567.14	13,777.69
5	Loss after tax from discontinued operations	(43.17)	(47.27)	(66.34)	(169.08)	(305.46)	(13.44)	(7.93)	(7.93)	(31.03)	(94.05)
6	Net Profit for the period after tax (after Exceptional and/or Extraordinary items)	469.59	413.59	5.92	1,436.66	13,271.84	113.65	57.93	(385.94)	536.11	13,683.64
7	Total Comprehensive Income for the period [Comprising Profit/ (Loss) for the period (after tax) and other Comprehensive Income (after tax)]	478.80	382.95	37.29	1,411.88	13,310.14	99.81	44.83	(400.50)	533.12	13,649.44
8	Paid-up equity share capital (face value of Rs. 2 each, fully paid)	284.70	283.63	283.03	284.70	283.03	284.70	283.63	283.03	284.70	283.03
9	Reserves excluding revaluation reserves				16,119.53	14,924.51				15,366.90	15,044.22
10	Earnings/(Loss) Per Share (of Rs. 2/- each) (not annualised for the quarter, in Rs.)										
	<b>Continuing Operations</b>										
	- Basic	3.57	3.26	0.51	11.28	84.78	0.89	0.47	(2.67)	4.00	86.01
	- Diluted	3.51	3.20	0.51	11.15	84.31	0.87	0.46	(2.67)	3.95	85.53
	<b>Discontinued Operations</b>										
	- Basic	(0.30)	(0.33)	(0.47)	(1.19)	(1.91)	(0.09)	(0.06)	(0.06)	(0.22)	(0.59)
	- Diluted	(0.30)	(0.33)	(0.47)	(1.19)	(1.91)	(0.09)	(0.06)	(0.06)	(0.22)	(0.59)
	<b>Continuing and Discontinued Operations</b>										
	- Basic	3.27	2.93	0.04	10.09	82.87	0.80	0.41	(2.73)	3.78	85.42
	- Diluted	3.21	2.87	0.04	9.96	82.40	0.78	0.40	(2.73)	3.73	84.94

**Notes:**

- The above is an extract of the detailed format of quarterly / year to date Financial Results filed with the Stock Exchanges under Regulation 33 of the SEBI (Listing and Other Disclosure Requirements) Regulations, 2015. The full format of the quarterly / year to date Financial Results are available on the Stock Exchange websites [www.bseindia.com](http://www.bseindia.com) and [www.nseindia.com](http://www.nseindia.com) and on the company's website, [www.niit.com](http://www.niit.com).
- The above results were reviewed by Audit Committee and approved by the Board of Directors at its meeting held on June 04, 2021.
- Total Income from Operations represent revenue from operations.
- The Board of Directors of the Company in their meeting held on June 4, 2021, proposed a final dividend of Rs. 2.50 per equity share in respect of the year ended March 31, 2021 subject to the approval of shareholders at the Annual General Meeting.

Place: Gurugram  
Date : June 4, 2021

**By order of the Board**  
**For NIIT Limited**  
Sd/-  
**Vijay K Thadani**  
**Vice-Chairman & Managing Director**

